

Total No. of Printed Pages—8

3 SEM TDC GEZO (CBCS) GE 3 (A/B)

2 0 2 2

(Nov/Dec)

ZOOLOGY

(Generic Elective)

Paper : GE-3

Full Marks : 53

Pass Marks : 21

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

Paper : GE-3(A)

(Food, Nutrition and Health)

1. (a) খালী ঠাই পূৰণ কৰা : 1×5=5

Fill in the blanks :

(i) এমিবিয় গ্ৰহণী _____ ব দ্বাৰা হয়।

Amoebic dysentery is caused by _____.

(ii) টাইফয়ড এবিধ _____ জনিত ৰোগ।

Typhoid is a _____ type of diseases.

(iii) ভিটামিন Aৰ অভাবত _____ ৰোগ হয়।

_____ is caused due to the deficiency of vitamin A.

(2)

(iv) _____ দ্বাৰা ডেংগি বোগ হয়।

Dengue is caused by _____.

(v) কোৰাশ্বিকৰ বেমাৰ _____ৰ অভাবত হয়।

Kwashiorkor disease is a _____ deficiency disease.

(b) চমু টোকা লিখা (যি কোনো দুটা) : 4×2=8

Write short notes on (any two) :

(i) সুসম আহাৰ

Balanced diet

(ii) শক্তিবৰ্ধক খাদ্য

Energy rich food

(iii) বিশুদ্ধ পানী

Potable water

(iv) শিশু পুষ্টিহীনতা

Child malnutrition

2. পুষ্টি বা পৰিপুষ্টি কাক বোলে? বিভিন্ন প্ৰকাৰৰ পোষক
দ্রব্যসমূহৰ বিষয়ে বৰ্ণনা কৰা। খাদ্যপ্ৰাণ 'ব'ৰ (ভিটামিনৰ)
অভাবত হোৱা যি কোনো এটা বোগৰ বিষয়ে চমুকৈ লিখা।

1+6+3=10

What is nutrition? Describe the different types of nutrients. Write briefly about any disease caused by vitamin 'B' deficiency.

(3)

নাইবা /Or

শৰ্কৰা বুলিলে কি বুজা? ইয়াৰ শ্ৰেণীবিভাজন কৰা। লগতে
শৰ্কৰা জাতীয় খাদ্যৰ উৎস আৰু ইয়াৰ কাৰ্য সম্পৰ্কে
আলোচনা কৰা।

2+2+3+3=10

What is carbohydrate? Discuss their classification and their role and dietary source.

3. ভাইৰাচৰ দ্বাৰা সংক্ৰমিত আৰু আদ্য প্ৰাণীৰ দ্বাৰা সৃষ্ট একোটাকৈ
ৰোগৰ বিষয়ে বৰ্ণনামূলক টোকা লিখা।

5+5=10

Write a descriptive note on each of viral transmitted disease and protozoan disease.

নাইবা /Or

টিনিয়াচি কি? টিনিয়াচি ৰোগৰ সংচাৰণ পদ্ধতি, লক্ষণ আৰু
প্ৰতিকাৰ সম্পৰ্কে আলোচনা কৰা।

2+2+3+3=10

What is Taeniasis? Discuss the modes of transmission, symptoms and prevention of Taeniasis.

4. কুপোষণ মানে কি? অভাৱজনিত বিকাৰ/ৰোগৰ ওপৰত এটা
টোকা লিখা। আয়'ডিনৰ অভাৱৰ ফলত হোৱা ৰোগৰ লক্ষণ
আৰু চিকিৎসা সম্পৰ্কে লিখা।

1+3+3+3=10

What do you mean by malnutrition? Write a note on the deficiency disorders. Write the symptoms and treatment of iodine deficiency disorders.

(4)

নাইবা /Or

খাদ্য নষ্ট হোৱাৰ বিভিন্ন কাৰণ আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থাৰ
সম্পৰ্কে এটি টোকা লিখা।

5+5=10

Write a note on different causes of food
spoilage and write about their preventive
measures.

5. এইড্‌চ কি? ইয়াৰ কাৰণ, প্ৰতিকাৰ আৰু প্ৰতিৰোধ সম্পৰ্কে
বৰ্ণনা কৰা।

1+3+3+3=10

What is AIDS? Write their causes, treatment
and prevention.

নাইবা /Or

স্বাস্থ্য কি? বদ খাদ্য অভ্যাসে কেনেকৈ যুৱ স্বাস্থ্যৰ ওপৰত
কুপ্ৰভাৱ পেলায়, বৰ্ণনা কৰা।

2+8=10

What is health? Discuss how poor food habit
adversely affects the youth health.

(5)

Paper : GE-3(B)

(Human Physiology)

1. (a) খালী ঠাই পূৰণ কৰা : 1×5=5

Fill in the blanks :

(i) লালটিৰ এমাইলেজে স্নেতসাবক _____ লৈ
ৰূপান্তৰ কৰে।

Salivary amylase converts starch
into _____.

(ii) _____ হৈছে ব্ৰেচনক্রিয়াৰ মুখ্য একক।

The principal unit of excretion is
_____.

(iii) T_3 য়ে _____ ক্ষৰণ কৰে।

T_3 is secreted by _____.

(iv) অগ্ন্যাশয় _____ কোষে ইনচুলিন ক্ষৰণ কৰে।

Insulin is secreted by _____ cells of
pancreas.

(v) বস্তুত অক্সিজেন _____ হিচাপে পৰিবাহিত হয়।

Oxygen is carried in the blood in the
form of _____.

(b) চমু টোকা লিখা (যি কোনো দুটা) : $4 \times 2 = 8$

Write short notes on (any two) :

(i) বৃক্কৰ কাৰ্যকৰী অন্তঃগঠন

Functional anatomy of kidney

(ii) পাচনত স্নায়ু আৰু হৰম'নৰ নিয়ন্ত্ৰণ

Nervous and hormonal control in digestion

(iii) গেচ পৰিবহণত বিভিন্ন কাৰকৰ প্ৰভাৱ

Factors affecting in transport of gases

(iv) ঋতুচক্ৰ

Menstrual cycle

2. পাচন কি? প্ৰ'টিন্ জাতীয় পদাৰ্থৰ পাচন আৰু শোষণ বৰ্ণনা কৰা। $1+6+3=10$

What is digestion? Describe the digestion and absorption of protein.

নাইবা /Or

মূত্ৰ কি? স্তন্যপায়ী প্ৰাণীৰ মূত্ৰৰ গঠন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা।

$1+9=10$

What is urine? Describe the process of urine formation in mammals.

3. স্নায়ুকোষৰ এটি উপযুক্ত চিত্ৰ আঁকা। মায়েলিনহীন স্নায়ুতন্ত্ৰয়েদি পৰিবাহিত হোৱা স্নায়ুপ্ৰেৰণাৰ প্ৰবাহ বৰ্ণনা কৰা। $2+8=10$

Draw a suitable labelled diagram of a neuron. Describe the propagation of nerve impulse in non-myelinated nerve fibre.

(7)

নাইবা / Or

কৃত্ৰিম শ্বাস প্ৰক্ৰিয়া বুলিলে কি বুজা ? তেজৰ যোগেদি অক্সিজেন আৰু কাৰ্বন ডাইঅক্সাইড প্ৰবাহিত হোৱা প্ৰক্ৰিয়াটো বৰ্ণনা কৰা।

1+9=10

What is ventilation? Write about the transport of oxygen and carbon dioxide in blood with schematic diagram.

4. হৰ্ম'ন কি ? থাইৰয়ড গ্ৰন্থিৰ গঠন আৰু কাৰ্যপ্ৰণালী বৰ্ণনা কৰা।

1+4+5=10

What is hormone? Write about the structure and functions of thyroid gland.

নাইবা / Or

পিটুইটেৰী গ্ৰন্থিক 'গ্ৰন্থি প্ৰধান' বুলি কিয় কোৱা হয়? এই গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰ্ম'নসমূহৰ কাৰ্য বৰ্ণনা কৰা।

1+9=10

Why is pituitary gland called 'master gland'? Describe the functions of the hormone secreted by pituitary gland.

5. জনন কোষ কি ? শুক্ৰজনন কোষৰ পদ্ধতিটো বৰ্ণনা কৰা। এটা পুষ্ঠ শুক্ৰানুৰ চিহ্নিত চিত্ৰ আঁকা।

1+5+4=10

What is gametogenesis? Discuss the process of spermeogenesis. Draw a labelled diagram of a mature sperm.

(8)

নাইবা /Or

ডিম্বজনন কোষ কি ? ডিম্বজনন কোষৰ পদ্ধতিটো বৰ্ণনা কৰা ।

1+9=10

What is oogenesis? Write about the process of oogenesis.
